


কম খরচৰ শীতলীকৰণ ভাণ্ডাৰ



শ্রীকপঞ্জোতি বড়া
ড° (মিচ) প্রীতি নেওগ
ড° মনোবঞ্জন নেওগ



কৃষি বিজ্ঞান কেন্দ্ৰ
খুমটাই, গোলাঘাট

ফলমূল আৰু শাক-পাচলিৰ উৎপাদনত ভাৰতবৰষই পৃথিবীৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু দেখা গৈছে যে আমাৰ দেশত উপযুক্ত সংৰক্ষণৰ অভাৱত চপোৱাৰ পাছতো এক বুজন অংশৰ শাক-পাচলি, ফলমূল আদি নষ্ট হয়। অন্যহাতে অত্যাধুনিক যান্ত্ৰিক শীতলীকৰণ এক অত্যন্ত ব্যয়বহুল প্ৰক্ৰিয়া আৰু সকলো ঠাইতে সকলোৰে পক্ষে ই সন্তোৱ নহয়। এই সকলোৰোৱলৈ লক্ষ্য বাখি কম খৰচতে বেচ ফলপৎসু এক সহজে নিৰ্মাণ কৰিব পৰা শীতলীকৰণ ভাণ্ডাৰৰ বিষয়ে তলত আলোচনা কৰা হ'ল।

শৃণ্য শক্তিসম্পন্ন শীতলীকৰণ ভাণ্ডাৰ :

প্ৰত্যক্ষভাৱে জলীয় বাস্পৰ দ্বাৰা সৃষ্টি শীতলীকৰণ কৌশল প্ৰয়োগ কৰি শৃণ্য শক্তিসম্পন্ন শীতলীকৰণ ভাণ্ডাৰ নিৰ্মাণ কৰা হৈছে। এই কম খৰচৰ শীতলীকৰণ ভাণ্ডাৰৰ উল্লেখযোগ্য বৈশিষ্ট্য হ'ল - এনেধৰণৰ ভাণ্ডাৰ নিৰ্মাণ কৰোঁতে বৈদ্যুতিক শক্তি বা আন কোনো শক্তিৰ প্ৰয়োজন নহয় আৰু এই ঘৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ কম খৰচৰ আৰু অতি সহজলভ্য। যিহেতু এই প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত বিশেষ কোনো কাৰিকৰী দক্ষতাৰ প্ৰয়োজন নহয় বাবে সাধাৰণ কৃষকসকলে সহজতে এনেধৰণৰ শীতলীকৰণ কক্ষ নিৰ্মাণ কৰি হৃষ্ট্বকালৰ বাবে ফলমূল আৰু শাক-পাচলিৰোৱৰ সংঘঘনৰ ব্যৱস্থা কৰিব পাৰে।

নিৰ্মাণ কৌশল : এই ভাণ্ডাৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ হ'ল - ইটা, বালি, বাঁহ, খেৰ, পলিথিলিন চেট, মৰাপাটৰ বস্তা কাপোৰ আৰু পানী যোগানৰ ব্যৱস্থা (পানীৰ টেংক, পাইপ আদি)। ১০০ কিঃ গ্রাঃ ফলমূল আৰু শাক-পাচলিৰ সংঘঘন ক্ষমতাৰ এনে এটা ঘৰৰ জোখ হ'ব এনেধৰণৰ : দৈৰ্ঘ্য ১.৬৫ মিঃ, বহুল ১.১৫ মিঃ আৰু উচ্চতা ০.৬৭ মিঃ বহুলটো একে বাখি প্ৰয়োজন অনুসৰি ঘৰটোৰ দৈৰ্ঘ্য বঢ়াব পাৰি। এই ভাণ্ডাৰ নিৰ্মাণৰ বাবে ৪০০ চলা ইটা আৰু ১০ বেগ বালিৰ প্ৰয়োজন আৰু ঘৰটোৰ নিৰ্মাণত খৰচ হ'ব প্রায় ২৫০০.০০।

এটি সৰু খেৰী ঘৰৰ তলত এই ভাণ্ডাৰটো নিৰ্মাণ কৰিব লাগে। প্ৰথমতে ঘৰটোৰ মজিয়াখনত অলগ বালি ছাটিয়াই ভেটিটো মজবুত কৰিব ল'ব লাগে আৰু তাৰ ওপৰত ইটাৰ এটা তৰপ দি মাজৰ ফাকবোৰত বালি ভাৰাই সমান কৰি লোৱা উচিত। আয়তাকৃতিৰ এনে কক্ষৰ চাৰিওকাষৰ বেববোৰ ইটাৰ দুটা তৰপেৰে সাজি তৰপ দুটাৰ মাজত ও ইঞ্চি ঠাই খালী বাখিৰ লাগে। মাজৰ খালী ঠাইডোখৰ ভিজা বালিবে পূৰ্ব কৰি দিয়া হয়। মৰাপাটৰ বস্তা কাপোৰ বাঁহেৰে বাঞ্চি কক্ষটোৰ ওপৰত ঢাকনি হিচাপে ব্যৱহাৰ কৰিব লাগে।

কক্ষটো বনোৱাৰ পিছত ইটা, বালি আৰু ঢাকনিখনত পানী ছাটিয়াই সম্পূৰ্ণকপে


ভিজাই দিব লাগে। সামগ্রীসমূহ সঞ্চয়নৰ বাবে যোৱাৰ আগতে কক্ষটোৰ ভিতৰত যাতে এটা সম্পূর্ণ আৰ্দ্ধ পৰিৱেশৰ সৃষ্টি হয় - সেইটো নিশ্চিত কৰিব লাগে। তাৰপিছত ইটাৰ তৰপ দুটাৰ মাজত বালি অংশত পুৱা আৰু গধুলি পানী দিয়াৰ ব্যৱস্থা কৰি কক্ষৰ ভিতৰত প্ৰয়োজনীয় উৎকৃতা আৰু আৰ্দ্ধতাৰ সৃষ্টি কৰা হয়। উৎকৃষ্ট গৰমৰ দিনতো এনেথৰণৰ ভাণ্ডাৰৰ ভিতৰত উৎকৃতা পাৰিপার্শ্বিক উৎকৃতাতকৈ $17-18^{\circ}$ ছেঃ গ্ৰেঃ কম থাকে আৰু বাহিৰ আৰ্দ্ধতা 20% থকাৰ সময়ত ইয়াৰ ভিতৰত আৰ্দ্ধতা থাকে 19.5% । শীতকালতো বাহিৰ উৎকৃতাতকৈ ভিতৰৰ উৎকৃতা 5° ছেঃ গ্ৰেঃ কম থাকে।

কক্ষৰ ভিতৰত উপযুক্ত সঞ্চয়ন পৰিৱেশ গঢ়ি উঠাৰ পিছত প্লাষ্টিকেৰে তৈয়াৰী বিস্কায়ুক্ত খবাহী আদিত প্ৰণালীৰ দ্বন্দ্বভাবে ফলমূল আৰু শাক-পাচলিসমূহ বাখিব লাগে। এইবোৰৰ ওপৰত এখন প্লাষ্টিক দি শেষত ঢাকনিখনেৰে ঢাকি দিব লাগে। ভাণ্ডাৰটোৰ ভিতৰত এটা থমেমিটাৰ আৰু এটা হাইগ্ৰেমিটাৰ বাখিলে ক্ৰমে উৎকৃতা আৰু আৰ্দ্ধতাৰ বিষয়ে গঘ পোৱা যায়। এই ভাণ্ডাৰত ধৰে ফলমূলবোৰ সমভাবে পকে আৰু বাহিৰ পৰিৱেশত বৰাতকৈ ফলৰ গঠন আটিল হয়। গৱেষণাৰ পৰা দেখা গৈছে যে, গৰমৰ দিনত পকা অমিতা, আম, মধুৰিআম, আনাৰস ইত্যাদি $10-15$ দিনলৈ, পটল, জিকা, ভেঙি, কুন্দুলি, তিয়হ, বেঙেনা, বিলাহী, জলকীয়া আদি পাচলিসমূহ 7 বৰ পৰা 10 দিনলৈ, শাক জাতীয় পাচলিসমূহ, পান এসপ্রাহলৈ, মৌচস্বী, নেমু টেঙা, সুমথিৰা টেঙা 15 বৰা 20 দিনলৈ এই শীতলীকৰণ ব্যৱস্থাৰে সঞ্চয় কৰি সতেজ কৰি বাখিব পাৰি। ইয়াৰ বিপৰীতে এই পাচলিসমূহে বাহিৰ পৰিৱেশত $3/4$ দিনহে সতেজ কৰি বাখিব পাৰি।

কুন্দ খেতিয়কসকলে মধ্যস্থতাকৰী দালালৰ পৰা হাত সাবিবলৈ কেইদিনমানৰ বাবে তেওঁলোকৰ উৎপাদিত সামগ্রীসমূহ এই ভাণ্ডাৰত মজুত কৰি নিজে বিক্ৰী কৰাৰ ব্যৱস্থা কৰিলে তেওঁলোকে আৰ্থিকভাবে অধিক উপকৃত হ'ব।

কক্ষটো বনোৱাৰ খৰছ : (১০০ কি : গ্ৰাঃ পাচলিৰ বাবে)


ইটা ৪০০ চলা	:	৮০০.০০	টকা
বালি	:	১০০.০০	টকা
বাঁহ, নৰা	:	২৫০.০০	টকা
খেৰৰ চালি	:	৫০০.০০	টকা
পানীৰ বাল্টি, পাইপ, পলিথিন	:	৬০০.০০	টকা
বনোৱাৰ খৰছ	:	২৫০.০০	টকা
মুঠ	:	২,৫০০.০০	টকা




(১)
পানী উৎসৰ ওচৰৰ ঠাই নিৰ্বাচন কৰি ইটাৰে
এখন মজিয়া তৈয়াৰ কৰক।




(২)
দুটা তৰপৰ ইটাৰ বেৰ নিৰ্মাণ কৰক।




(৩)
তৰপ দুটাৰ মাজত বালি তৰাই গোচেই
কক্ষটো পানীৰে ভিজাই দিয়ক।



(৪)
দুটা তৰপৰ ইটাৰ কক্ষটো
পানীৰে ভিজাই দিয়ক।



(৫)
কক্ষটো ঢাকিবৰ বাবে বাঁহ আৰু খেৰেৰে
এখন ঢাকনি তৈয়াৰ কৰক।



(৬)
খেৰেৰ এখন ছালিবে কক্ষটো ঢাকি বাথক।